

৪/ ঠিকনাৰ সৱিশেষ	বৰ্তমানৰ বাসস্থান	স্থায়ী	বিদেশৰ বাসস্থান
------------------	-------------------	---------	-----------------

ঠিকনাৰ প্ৰকাৰ* ☐ আৱাসিক/ ব্যৱসায়িক ☐ আৱাসিক ☐ ব্যৱসায়িক ☐ পঞ্জীয়নকৃত কাৰ্যালয় ☐ অনিৰ্ধাৰিত

ঠিকনা*

চহৰ/গাওঁ জিলা*

ৰাজ্য* পিন* দেশৰ নাম*

৫/ ঠিকনাৰ সৱিশেষ	যোগাযোগৰ বাবে	স্থানীয়	বৰ্তমান/ স্থায়ী ঠিকনাৰ সৈতে একে
------------------	---------------	----------	----------------------------------

ঠিকনাৰ প্ৰকাৰ* ☐ আৱাসিক/ ব্যৱসায়িক ☐ আৱাসিক ☐ ব্যৱসায়িক ☐ পঞ্জীয়নকৃত কাৰ্যালয় ☐ অনিৰ্ধাৰিত

ঠিকনা*

চহৰ/গাওঁ জিলা*

ৰাজ্য* পিন* দেশৰ নাম*

৬/ যদি চৰকাৰীভাৱে বৈধ প-পত্ৰ (অ' ভি ডি) সমূহত বৰ্তমান বাস কৰি থকা স্থানৰ ঠিকনা নাই তেন্তে অনুগ্ৰহ কৰি তলত উল্লেখ কৰা যিকোনো এখন প-পত্ৰ প্ৰদান কৰক।
--

☐ ইউচিচিচি বিল ☐ পি.পি.অ' /এফ.পি.পি.অ' ☒ সম্পত্তি বা পৌৰ নিগমক কৰ প্ৰদান কৰা ৰচিদ

☐ নিয়োগকৰ্তা নাইবা ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ বিভাগ, বৈধানিক বা নিয়ন্ত্ৰক সন্থা, ৰাজহুৱা খণ্ডৰ অধীনত, অনুসূচিত বাণিজ্যিক বেংক সমূহ, বিত্তীয় সন্থা তথা তালিকাভুক্ত উদ্যোগ সমূহৰ দাবা জাৰি কৰা আৱাস আৱন্তনৰ পত্ৰ। ঠিক একদৰেই এনে আৱাস আৱন্তন কৰা নিয়োগকৰ্তা সমূহৰ লগত স্বাক্ষৰিত হোৱা ছুটি তথা অনুজ্ঞাপত্ৰ।

☐ স্ব-ঘোষণা (যদি পৰিচয় প্ৰদানৰ উদ্দেশ্যেৰে স্ব-ইচ্ছাই আধাৰ প্ৰদান কৰা হৈছে আৰু বৰ্তমানৰ ঠিকনা আধাৰৰ নম্বৰ "চেণ্ট্ৰেল ডাটা ৰিপজিটৰী অ'থেণ্টিফিকেছন"ত উপলব্ধ থকা ঠিকনাতকৈ পৃথক তেনেস্থলত ই আই ডি এ আইৰ দাবা প্ৰদান কৰা ই-কে বাই চিৰ অ'থেণ্টিফিকেছনৰ সুবিধা ব্যৱহাৰ কৰাটো বাদ্যভাৰমূলক)

ডকুমেন্ট নং তাৰিখ:

৭/ স্ব-ঘোষিত প্ৰমাণ পত্ৰ

১. মোৰ হাতত অৰ্পণ কৰা একাউন্ট খোলাৰ প-পত্ৰখনৰ চৰ্তাৱলী সমূহ মই পঢ়িছোঁ। মোক/আমাক চৰ্ত তথা নিয়মাবলী সমূহ বুজাই দিয়া হৈছে আৰু মই/আমি বুজিছোঁ; লগতে গ্ৰহণ কৰিছোঁ।

২. মই ইয়াৰ জৰিয়তে ঘোষণা কৰিছোঁ যে পি এম এল এ, ২০০২ ৰ অধীনত কে বাই চিৰ নিয়ম অনুসারে মই খেজাই পৰিচয় পত্ৰ তথা ঠিকনাৰ প্ৰমাণ হিচাপে ই আই ডি এ আইৰ দাবা জাৰি কৰা অধাৰ কাৰ্ড অৰ্পণ কৰিছোঁ।

৩. মই ইয়াৰ জৰিয়তে সম্মতি প্ৰদান কৰিছোঁ যে বেংকত ওপৰত উল্লিখিত তথ্য সমূহ ইউ আই ডি এ আইৰ দাবা সুনিশ্চিত কৰিব পাৰে লগতে ইউ আই ডি এয়ে স্পষ্টভাৱে বয়মেট্ৰিক/ অ' টি পি ভিত্তিক অ'থেণ্টিফিকেছনৰ জৰিয়তে বেংকৰ হাতত পৰিচয় আৰু ঠিকনা অৰ্পণ কৰিব পাৰে।

☐ হয় ☐ নহয় (ডি বি টি লাভ প্ৰাভিৰ হেতু ই-কে বাই চি অ'থেণ্টিফিকেছন আৰু আধাৰ ছিডিং বাধ্যতামূলক)

←

স্থান: তাৰিখ:

৮/ কেবল কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে/ এটেণ্টেছন	ডকুমেন্ট প্ৰাপ্তি	স্ব-ঘোষিত প্ৰমাণ	প্ৰকৃত বৰ্ণ	নোটবী
---	-------------------	------------------	-------------	-------

১. একাউন্ট খোলাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে প্ৰদান কৰা স্ব-ঘোষিত প্ৰমাণ পত্ৰ আৰু ডকুমেন্ট সমূহৰ সত্যসত্যতা পৰীক্ষা কৰা হৈছে আৰু এই সমূহ সঠিক পোৱা গৈছে।

২. প্ৰমাণিত কৰা হৈছে যে গ্ৰাহকৰ হাতত থকা চৰ্ত আৰু নিয়মাবলীৰ প-পত্ৰত গ্ৰাহকৰ দাবা চহী কৰা হৈছে।

৩. প্ৰমাণ কৰা হৈছে যে একাউন্টটো পৰিচালনাৰ নিহিতাৰ্থ আৰু চৰ্ত সমূহ জমাৰ্জকৰ সৰ্বস্বত্বৰে বুজাই দিয়া হৈছে। (কেবল নিৰক্ষৰ আবেদনকাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য)

৪/ প্ৰেছ'ন'লিটি বি আই এছ স্থানৰ ক'ড গ্ৰাহক বৰ্গ

৫/ জমাৰ্জকজন ☐ নিৰক্ষৰ ☐ দৃষ্টিহীন ☐ কৰ্মচাৰী ☐ আশংকাৰ শ্ৰেণী* ☐ উচ্চ ☐ মধ্য ☐ নিম্ন

এটা বা ততোধিক চিনাক্তকৰণ চিহ্নৰ সৱিশেষ, যদি যিকোনো এটা আছে যেনে তুলসী বা দাগ (নিৰক্ষৰ আবেদনকাৰীৰ বাবে অনিবাৰ্য) ☐ চি আই এফ খোলাৰ অনুমতি ☐

তলত উল্লেখ কৰা কৰ্মচাৰী গৰাকীৰ দাবা ব্যক্তিগতভাৱে আবেদনকাৰীৰ হস্তাক্ষৰ/এল টি আইৰ সত্যসত্যতা নিকপণ কৰা হৈছে:

কৰ্মচাৰীৰ নাম: কৰ্মচাৰী নং: পদবী:

তাৰিখ: এই.এছ নং: হস্তাক্ষৰ:

প-পত্র ডি এ-১ (মনোনয়ন প-পত্র)

અહીંયાળ નં

নিম্নোদ্দিগিত ব্যক্তি গৰাকীৰ নাম মনোনীত কৰিছে; যাৰ হাতত মোৰ/মাইনৰৰ মৃত্যুত এই আৰমানতৰ বাঁশী, তলত দিয়া বিৱৰণ সমূহত কাগজা বেংকে ঘৰাই দিব পাৰিব

একাউন্ট নং:

মনোনীত ব্যক্তি গৰাকীৰ ম'বাইল নাম্বাৰ

তাবিশ্ব (যদি নাস্তানিক)

ବୟସ ବୃଦ୍ଧ

মিহেতু আঁজিৰ তাৰিখলৈকে মনোনীত ব্যক্তি গৰাকী এগৰাকী নাৰালিক হৈ আছে; গতিকে: মই শ্ৰী/শ্ৰীমতী/কুমাৰী.....^ক
 ঠিকনা.....^খ ঘোৰ/নাৰালিকৰ মূলত মনোনীত ব্যক্তি গৰাকীৰ হৈ মনোনীত ব্যক্তি গৰাকীৰ নাৰালিক অৱস্থাত জমা ধনবাশি গ্ৰহণ কৰিবলৈ নিযুক্ত কৰিছোঁ।
 (কোনো ব্যক্তিৰ বাদে অন্য কোনোৰ পক্ষত কৰা মনোনয়ন অবৈধ বিবেচিত হ'ব)

--	--

ठिकना

তাবিখ

--	--

--

১. মোব/আমাব হাতত তর্পণ করা একাউন্ট খোলার প-প্রবণন চর্চারালী সমূহ মই পঢ়িছে। মোক/আমাক চর্চ তথা নিয়ামবলী সমূহ সবিস্তারে বুজাই দিয়া হৈছে আক সেই সমূহ মই/আমি বুজিছে লগতে গ্রহণ কৰিছে।

(মইনব একাউন্টৰ ক্ষেত্ৰত)

মই ইয়াৰ দাবা যোগা কৰিছোঁ যে নাৰালিক গবাকী, যি মোৰ _____ তেওঁৰ জন্ম তাৰিখ _____ আৰু আদালতে _____ তাৰিখে দিয়া নিৰ্দেশ (প্ৰতিনিপ পাঠ দিব) অনুসাবে মই তেওঁৰ প্ৰাকৃতিক তথা বৈধ অভিজারক/অভিজাৰিকা। ওপৰত উল্লেখিত নাৰালিক গবাকী বয়স্ক প্ৰাপ্তি নোহোৱালৈকে ওপৰত বৰ্ণিত কৰা একাউন্টত হ'ব লগীয়া ভৱিষ্যতৰ সকলো ধৰণৰ লেনদেনৰ প্ৰতিনিধিত্ব মোব দাবা সম্পন্ন হ'ব।

৩/ (টৰ্ম ডিপজিট একাউন্ট সমূহৰ ক্ষেত্ৰতহে প্ৰযোজ্য- যদি প্ৰয়োজন নহয় তেন্তে বাদ দিব পাৰে)

মই সম্মতি প্ৰকাশ কৰিছোঁ যে আৱেদনকাৰী তথা জমা ৰচিদ, "গ্ৰিমোছিভ টাৰ্মিনেশ্বন/পেপেৰেন্ট "এইদাবৰ অব ছাৰ্ভাইবৰ" সহ পৰিচালিত "টৰ্ম ডিপজিট"ৰ ক্ষেত্ৰত, নাইবা "হৰ্মাৰ অব ছাৰ্ভাইবৰ"

৪/ মই ইয়াৰ দাবা যোগা কৰিছোঁ যে মই "বেছিক ছেভিংছ বেংক ডিপজিট একাউন্ট" (বি এছ বি ডি এ) পৰিচালনা কৰি থকা নাই। (বি এছ বি ডি একাউন্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য)

তানিখ :

--	--

(কার্যালয়ৰ ব্যৱহাৰৰ বাবে) একাউন্ট স্থানলক: তাৰিখ : <table border="1" style="display: inline-table; width: 150px; height: 20px; vertical-align: middle;"></table> (অনুমোদিত হস্তাক্ষৰ) ক) ইষ্টাবলৈ বেংকিং কিট নং: <table border="1" style="display: inline-table; width: 150px; height: 20px; vertical-align: middle;"></table> খ) ইষ্টাবলৈ বেংকিং <table border="1" style="display: inline-table; width: 20px; height: 20px; vertical-align: middle;"></table> লেনদেনৰ আধিকাৰ <table border="1" style="display: inline-table; width: 20px; height: 20px; vertical-align: middle;"></table> অত দিয়া হৈছে <table border="1" style="display: inline-table; width: 100px; height: 20px; vertical-align: middle;"></table> গ) এ টি এম কাৰ্ডৰ তথ্য প্ৰেৰণ কৰা হৈছে: <table border="1" style="display: inline-table; width: 150px; height: 20px; vertical-align: middle;"></table> ঘ) মনোনীত ক্ৰমিক নং: <table border="1" style="display: inline-table; width: 150px; height: 20px; vertical-align: middle;"></table> ঙ) প্ৰেছ'হ'ল্ডৰ (কে. বাই ডি) সীমা: <table border="1" style="display: inline-table; width: 150px; height: 20px; vertical-align: middle;"></table> চ) ফোন বেংকিং: <table border="1" style="display: inline-table; width: 150px; height: 20px; vertical-align: middle;"></table>	<table border="1" style="width: 100%; height: 100%; border-collapse: collapse;"> <tr> <td style="width: 50%; padding: 5px;"> এখনউন্ট টি চি.আই.এফ. সিংকিং ব্যক্তিগতকৃত ডেক অব.আই.এন.বি এম.বি.এছ এছ.এম.এছ. এলাৰ্ট নেমোভাল অৱ পণ্ডিং স্কেনিং </td> <td style="width: 50%; padding: 5px;"> <table border="1" style="width: 100%; height: 100%; border-collapse: collapse;"> <tr><td style="text-align: center;">শাৰী নং</td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> </table> </td> <td style="width: 50%; padding: 5px;"> <table border="1" style="width: 100%; height: 100%; border-collapse: collapse;"> <tr><td style="text-align: center;">আদানাক্ষৰ</td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> </table> </td> </tr> </table>	এখনউন্ট টি চি.আই.এফ. সিংকিং ব্যক্তিগতকৃত ডেক অব.আই.এন.বি এম.বি.এছ এছ.এম.এছ. এলাৰ্ট নেমোভাল অৱ পণ্ডিং স্কেনিং	<table border="1" style="width: 100%; height: 100%; border-collapse: collapse;"> <tr><td style="text-align: center;">শাৰী নং</td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> </table>	শাৰী নং										<table border="1" style="width: 100%; height: 100%; border-collapse: collapse;"> <tr><td style="text-align: center;">আদানাক্ষৰ</td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> </table>	আদানাক্ষৰ									
এখনউন্ট টি চি.আই.এফ. সিংকিং ব্যক্তিগতকৃত ডেক অব.আই.এন.বি এম.বি.এছ এছ.এম.এছ. এলাৰ্ট নেমোভাল অৱ পণ্ডিং স্কেনিং	<table border="1" style="width: 100%; height: 100%; border-collapse: collapse;"> <tr><td style="text-align: center;">শাৰী নং</td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> </table>	শাৰী নং										<table border="1" style="width: 100%; height: 100%; border-collapse: collapse;"> <tr><td style="text-align: center;">আদানাক্ষৰ</td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> <tr><td style="height: 20px;"></td></tr> </table>	আদানাক্ষৰ											
শাৰী নং																								
আদানাক্ষৰ																								

১. মই নিশ্চিত প্ৰদান কৰি যোগ্য কৰিছোঁ যে মই "বেংক" আৰু বেংকৰ দ্বাৰা আগবঢ়াব লগীয়া বিভিন্ন সেৱা সমূহ সম্পৰ্কীয় নিয়মাবলীখিনি সবিত্তৰে পঢ়িছোঁ আৰু বুজিব পাৰিছোঁ আৰু এই সেৱা সমূহৰ ভিতৰত ডেবিট কাৰ্ড/ ইন্টাৰনেট বেংকিং/ এছ এম এছ বেংকিং/ ট্ৰেন্সি বেংকিং/ ম'বাইল বেংকিং/ ছাৰ্ভিচ বেংকিংকে ধৰি অন্যান্য সুবিধা সমূহ সামৰি লোৱা হৈছে। উপৰিউক্ত নিয়ম সমূহৰ ক্ষেত্ৰত বেংক/ নিয়ামক/ চৰকাৰৰ দ্বাৰা বিজ্ঞপ্তি, জাননি, প্ৰচাৰ পত্ৰিকাক/ বেংকছাইট/ সংবাদ পত্ৰ ইত্যাদিৰ জৰিয়তে সময়ে সময়ে প্ৰকাশ হৈ থকা সংশ্লিষ্ট/ উন্নয়নমূলক মানি উলিবলৈ মই সন্মতি প্ৰকাশ কৰিছোঁ। লগতে এনে সংশোধনী/ উন্নীতকৰণৰ সম্পৰ্কত ব্যক্তিগত জাননি পোৱাৰ অপকাৰ মই পৰিত্যাগ কৰিছোঁ। মই সন্মতি প্ৰকাশ কৰিছোঁ যে মোৰ ইউজাৰ আই ডি আৰু পাসৱৰ্ড/ পিন/ অ' টি পিন অধীনত ইন্টাৰনেট, ম'বাইল, ট্ৰেন্সি বেংকিং নাইবা জাৰ্ভৰেল বেংকিংৰ জৰিয়তে মোৰ একাউন্ট (একাউন্ট সমূহক) সম্পূৰ্ণ হেৰাব লেনদেন আৰু অনুবোধ মোৰ বাবে আইনীভাবে বাধ্যতামূলক আৰু প্ৰমাণীকৰণৰ পৰিচয়প্ৰদান আৰু এই ধৰণৰ বিষয় সমূহত অনান্য তথ্য/ সৰিংশেদ/ অ' টি পিন/ পিন ইত্যাদিৰ গোপনীয়তা বজাই ৰাখিবলৈ মই দায়বদ্ধ। মই সন্মতি প্ৰকাশ কৰিছোঁ যে যিকোনো ধৰণৰ সেৱা শুদ্ধ, ব্যৱ নাইবা অনান্য মাধ্যম সমূহৰ দ্বাৰা মোৰ একাউন্টৰ পৰা কৰ্তন কৰাৰ সমস্ত কৰ্তৃত্ব বেংকৰ হাতত আছে আৰু এই সমূহ সেৱা পৰা লোৱাৰ বাবে বেংক দায়বদ্ধ। লগতে মই বেংকক মোলৈ কোনো ধৰণৰ জাননি নিদিয়াতেই মোৰ দ্বাৰা পৰিচালিত বেংকক ৩০ দিনৰ অগত একাউন্ট বন্ধ কৰাৰ কৰণ জনোৱা জানি নিদিয়াত একাউন্ট বন্ধ নকৰিব। মোৰ একাউন্ট বন্ধ/সমাপ্ত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছোঁ। মই ইয়াৰ জৰিয়তে মোৰ যোগাযোগৰ ঠিকনা বা সংশোধনৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে বেংকক অৱগত কৰিবলৈ সন্মতি প্ৰদান কৰিছোঁ।
২. মই ইয়াৰ দ্বাৰা যোগ্য কৰিছোঁ যে আধাৰ কাৰ্ডৰ তথ্যৰ ভিত্তিত খোলা একাউন্ট সমূহৰ ক্ষেত্ৰত ইউ আই ডি এ আইৰ দ্বাৰা জাৰি কৰা আধাৰ কাৰ্ড, পি এম এম এছ, ২০০২ ৰ কে বাই চি মানদণ্ড অনুসাৰে পৰিচয় প্ৰমাণ আৰু/ নাইবা চিকনাৰ প্ৰমাণ হিচাপে মই ই-ইচ্ছাই জমা কৰিছোঁ আৰু ইয়াৰ দ্বাৰা মই বেংকক কৰ্তৃত্ব প্ৰদান কৰিছোঁ যে বেংকে ইউ আই ডি এ আইৰ সহায়ত উপৰিউক্ত তথ্য সমূহৰ সত্যতা প্ৰমাণ কৰিব পাৰিব আৰু বেংকৰ হাতত বায়'মেট্ৰিক অ'থেণ্টিকেশ্বনৰ জৰিয়তে পৰিচয় আৰু চিকনা জাৰি কৰিবলৈ ইউ ডি আই এ আইক স্পষ্ট কৰ্তৃত্ব প্ৰদান কৰিছোঁ। মই এই একাউন্টটো এন পি চি আই মেপাৰৰ সৈতে সংকেত কৰিব বিচাৰোঁ যাতে এন পি চি আই প্ৰাঙ্গলৰপৰে বৰি ভাৰত চৰকাৰৰ পৰা লাভ কৰা "প্ৰত্যক্ষ লাভ হস্তান্তৰ" (ডি ডি সি) সমূহ এই একাউন্টত লাভ কৰিবলৈ মই সক্ষম হওঁ। মোৰ দ্বাৰা বোধগম্য যে যদি মোৰ বাবে একাউন্টত একাদিক লাভ হস্তান্তৰ কৰিব লগা হয়, তেন্তে মই সকলো লাভ হস্তান্তৰ এই একাউন্টত গ্ৰহণ কৰিম।
৩. মই নিশ্চিত প্ৰদান কৰিছোঁ আৰু যোগ্য কৰিছোঁ যে মই বেংকৰ সৈতে আন কোনো ধৰণৰ লেনদেন কৰিবলৈ নাইবা একাউন্টটো খুলিবলৈ আৰু/ নাইবা পৰিচালনা কৰিবলৈ কোনো প্ৰয়োজ্য আইনী/ নিয়ামক/ চুক্তিবদ্ধ নাইবা আন কোনো ব্যৱস্থাৰ দ্বাৰা প্ৰতিবদ্ধ/ নিষিদ্ধ/ সীমাবদ্ধ নহয়।
৪. মই সন্মতি প্ৰকাশ কৰিছোঁ যে মোৰ ব্যক্তিগত কে বাই চিৰ সৰিংশেদ কে বাই চিৰ সৈতে নাইবা আন যিকোনো সমকক্ষ কৰ্তৃপক্ষৰ সৈতে তথ্যই ল'ব পাৰিব। মই ইয়াৰ জৰিয়তে বেংক/ কে বাই চি পঞ্জীয়ন/ ভাৰত চৰকাৰ/ আৰ বি আই নাইবা আন যিকোনো কৰ্তৃপক্ষৰ পৰা এছ এম এছ/ ই-মেইলৰ জৰিয়তে মোৰ পঞ্জীয়নত ম'বাইল নম্বৰত বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুমতি প্ৰদান কৰিছোঁ। লগতে মই এই সম্পৰ্কত সন্মতি প্ৰদান কৰিছোঁ এনে ধৰণৰ কোনো এছ এম এছ/ ই-মেইল লাভ নকৰাৰ ক্ষেত্ৰত হোৱা কোনো ধৰণৰ লোকচান নাইবা ক্ষতিপূৰণৰ বাবে বেংক দায়বদ্ধ নহ'ব।
৫. মই ইয়াৰ দ্বাৰা প্ৰমাণিত কৰিছোঁ যে এই নিয়মটোৰ ইয়াৰ পাচত কৰিব লগীয়া যিকোনো সংশোধনী/ উন্নীতকৰণৰ সম্পৰ্কত মই আয়কৰ অধিনিয়ম ১৯৬১ ৰ দ্বাৰা ২৮৫ বি এৰ অধীনত জাৰি কৰা নিয়মানুসাৰে প্ৰত্যক্ষ কৰ সমূহৰ কে বাই বৰ্ডে (ডি ডি সি) অধিসূচনা জাননি নহ'ব আৰু ২১৫৫ (ই), ২০১৫ চনৰ ৭ আগষ্ট আৰু আৰ বি আইৰ বিজ্ঞপ্তিৰ বেংক, নং ডি বি আৰ, এ এম এল, বি ডি, নং ৩৬/ ১৪.০০১/২০১৫-১৬ তাৰিখ ২৮ আগষ্ট ২০১৫ অনুসাৰে মই সন্মতি দিছোঁ যোগ্য কৰিছোঁ।
৬. মই বুজিছোঁ, স্বীকাৰ কৰিছোঁ আৰু কৰ্তৃত্ব প্ৰদান কৰিছোঁ যে ভাৰত চৰকাৰ/ আৰ বি আইয়ে জানি কৰা আয়কৰ অধিনিয়ম, ইয়াৰ দ্বাৰা গঠিত নিৰ্দেশনাবলী অনুসাৰে আৱাসস্থলৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰা বিষয়ত আৰু/ নাইবা তাত অনুবদ্ধ অন্যান্য মানদণ্ডৰ সংক্ৰান্তত বেংক মোৰ একাউন্ট (একাউন্টবোৰ)ৰ বিষয়ত প্ৰত্যক্ষ কৰণ কে বাই বৰ্ডে (ডি ডি সি) নাইবা বিদেশী একাউন্ট কৰ অনুপালন অধিনিয়মৰ (এছ এ আই চি এ) বিষয়ত আন্তঃ চৰকাৰী চুক্তি সমূহ (ই জি এ)ৰ প্ৰতি দায়বদ্ধ অন্যান্য চৰকাৰী সন্মতি সমূহ আৰু সাধাৰণ প্ৰতিবেদন মানদণ্ড (চি আই চি এছ) আৰু/ নাইবা অন্যান্য সাধাৰণ ব্যৱস্থাৰ নিৰ্ধাৰিত কৰি দিয়া নিৰ্দেশনাসমূহৰ সৰিংশেদ প্ৰতিবেদন দাখিল কৰিব পৰে।
৭. মই একাউন্ট আৰু অন্যান্য সেৱা সমূহৰ সুযোগ গ্ৰহণ কৰাৰ অৰ্থে একাউন্ট খুলিবৰ বাবে ইয়াৰ জৰিয়তে নাইবা বেংকছাইট/ বেংকছাইট মাধ্যমেৰে মোৰ দ্বাৰা হস্তাক্ষৰিত/ সত্য নিন্ধাপিত তথ্য সমূহ তথ্য মোৰ দ্বাৰা প্ৰদান কৰা তথ্যভিত্তিক প্ৰমাণ সমূহ মোৰ সৰ্বোত্তম উদ্যোগৰ সত্য, শুদ্ধ আৰু সম্পূৰ্ণ বুলি মই প্ৰমাণিত আৰু যোগ্য কৰিছোঁ লগতে স্বীকাৰ কৰিছোঁ যে মোৰ একাউন্টটোক এটা "ইউ এছ বিপ'ষ্টেৰ" নাইবা "আধাৰ ৰিথ'পেচমেণ্ট একাউন্ট" হিচাপে বা অন্যধৰণেৰে মূল্যায়ন/ শ্ৰেণীভুক্ত কৰাত প্ৰতিবন্ধিত কৰিব পৰা কোনো ধৰণৰ চৰ্তাৱলী তথ্যপত্ৰ মই লুপুৰা নাই। মই এই বিষয়ে সচেতন যে মোৰ দ্বাৰা প্ৰদান কৰা কোনো ধৰণৰ তথ্য যদি অসত্য বা ভাৱিতকৰ বা ভুল প্ৰমাণিত হয় তেনে ক্ষেত্ৰত ইয়াৰ বাবে মোক আইনীগতভাৱে দোষী সাব্যস্ত কৰিব পাৰিব।
৮. মই তথ্যকৰিকভাৱে যোগ্য কৰা আৰু প্ৰকাশ কৰাৰ দায়িত্ব লৈছোঁ আৰু যি কোনো ধৰণৰ পৰিস্থিতিতে পৰিৱৰ্তন ঘটা আৰম্ভ কৰাৰ ৩০ দিন পৰা হোৱাৰ পাচত, যদি কোনো সাক্ষ্য প্ৰমাণ ভুল প্ৰমাণিত হয় নাইবা কিবা সাংসদগি ঘটে তেন্তে মই ইয়াৰ জৰিয়তে প্ৰদান কৰা তথ্য সমূহ তথ্য মোৰ দ্বাৰা প্ৰদান কৰা নথি সাক্ষ্য সমূহত যিকোনো ধৰণৰ সলনি ঘটাৰ পাৰিব। তদুপৰি যেতিয়াই নতুন আৰু বৈধ সাক্ষ্য প্ৰমাণ ই-আই-ইয়াৰ আশংকা হ'ব তেতিয়াই মই জমা দিয়াৰ প্ৰতিবন্ধিত প্ৰদান কৰিছোঁ। তথ্যগত তথ্যভিত্তিক উপৰিউক্ত সংশোধিত স-প্ৰমাণ পত্ৰ বেংকক প্ৰদান কৰা নহয় তেতিয়ালৈকে ইয়াত প্ৰদান কৰা সন্মতি যোগ্য আৰু স্বীকাৰিত সমূহ মোৰ দ্বাৰা প্ৰদান কৰা সকলো ধৰণৰ উন্নীত/ সংশোধিত নথি-পত্ৰ/ তথ্যভাৱে প্ৰয়োজ্য হ'ব।
৯. তদুপৰি মই এই বিষয়টো সন্দৰ্ভত সন্মতি প্ৰকাশ কৰিছোঁ যে বৰ্তমান বা ভৱিষ্যতে মোৰ জ্ঞাত কোনো নথি/ তথ্য সন্দৰ্ভ কৰিবলৈ অপব্যৱহাৰ হ'লে নাইবা নথি পত্ৰ/ তথ্য/ অন্যান্য তথ্য সমূহত ই মোৰ কেনে ভুল ভাৱিত নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত তথ্যবোৰে অপব্যৱহাৰ হ'লে; বেংকে মোক যি একাউন্টত লেনদেন কৰাৰ পৰা বাধা কৰিব পাৰিব আৰু বেংকে ইয়াৰ অপব্যৱহাৰ পৰিবৰি ভিতৰত থাকি এই সংক্ৰান্তত মোৰ একাউন্ট পৰিচালনা কৰাত নিষেধাজ্ঞা অৰূপ কৰিব পাৰিব নাইবা বন্ধ কৰিব পাৰিব বা ওপৰত উক্ত উদ্দেশ্যে ভাৰত চৰকাৰৰ/ আৰ বি আইৰ নিয়ন্ত্ৰিত কোনো নিয়ামক আৰু/ নাইবা কৰ্তৃপক্ষৰ অৱগত কৰিব পাৰিব নাইবা চি বি ডি চি/ আৰ বি আই/ ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাবলী অনুসাৰে বেংকৰ দ্বাৰা উচিত বুলি বিবেচিত হোৱা ব্যৱস্থা ল'ব পাৰিব।
১০. লগতে উপৰোক্ত বিষয় সন্দৰ্ভত ভাৱতবৰ্তন নাইবা বিদেশত আইনত হোৱা কোনো সালসলনি সম্পৰ্কত বেংকে মোক জনোৱা আহ্বানৰ ভিত্তিত মই তেওঁলোকক যি কোনো ধৰণৰ বিৱৰণৰ বিষয়ে অৱগত কৰিবলৈ মই সন্মতি প্ৰকাশ কৰিছোঁ।
১১. মোৰ দ্বাৰা ইয়াত দাখিল কৰা বিৱৰণত থৈ যোৱা ভুল/ ত্ৰুটিৰ বাবে নাইবা মই দাখিল কৰা অসম্পূৰ্ণ বা অসত্য তথ্যৰ ফলত বেংকৰ হ'ব পৰা যি কোনো ধৰণৰ ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ মই কৰিম।
১২. মই নিৰ্দিষ্ট সময়ৰ নিৰ্ভৰিত বেংকৰ প্ৰয়োজন অনুসাৰে কে বাই চিৰ তথ্যৰ উন্নীতকৰণৰ বাবে নতুন কে বাই চি নথি পত্ৰৰ সৈতে একেলগে তথ্য দাখিল কৰিবলৈ দায়িত্ব স্বীকাৰ কৰিছোঁ।
১৩. মোৰ বোধগম্য যে বেংকৰ দ্বাৰা কে বাই চি সম্পৰ্কিত "গ্ৰাহক ডিউ ডেলিভাৰেন্স" সম্পূৰ্ণ কালৰ বাবেই একাউন্ট সক্রিয় কৰিব আৰু "ডেবিট"ৰ অনুমতি প্ৰদান কৰিব।
১৪. যদি পেন অফিছৰ একাউন্ট খোলা হয়, তেন্তে ভাৰত চৰকাৰৰ অনুসূচিত কৰিব পৰা তথ্যৰ বাবে আৰ পূৰ্বেই মই পেন জমা দিয়াৰ নামিত স্বীকাৰ কৰিছোঁ আৰু বিফল হ'লে, মোৰ বোধগম্য যে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুযায়ী সেই সময়তে মোৰ একাউন্টটো বন্ধ কৰি দিয়া হ'ব।
১৫. যদি একাউন্ট খোলাৰ সময়ত বৰ্তমানৰ চিকনাৰ বাবে অ' ডি চি সমূহ জমা দিয়া হয় তেন্তে মই একাউন্ট খোলাৰ তিনি মাহৰ ভিতৰত আধাৰ নাইবা বৰ্তমানৰ চিকনা সন্মতি যিকোনো অ' ডি চি জমা দিবলৈ দায়িত্ব স্বীকাৰ কৰিছোঁ আৰু বিফল হ'লে, মোৰ বোধগম্য যে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুযায়ী সেই সময়তে মোৰ একাউন্টটো বন্ধ কৰি দিয়া হ'ব।
১৬. মই "আই এন বি কিত" আৰু এটিএম কাৰ্ড/ ছেক বুক সহজলিত "স্বাক্ষৰ কিত" লাভ কৰিছোঁ আৰু মই বুজিছোঁ যে যদি এই সমূহ সামগ্ৰীৰ কোনো ধৰণৰ দুৰ্ভ্ৰমণ/ হেৰাই তেন্তে বেংক এই লোকচানৰ বাবে দায়ী নহ'ব।
১৭. ইয়াৰ দ্বাৰা মই প্ৰমাণিত কৰিছোঁ যে মোৰ দ্বাৰা "ডেবিট বেংক একাউন্ট"ৰ ব্যৱহাৰ কেৱল অ-ব্যৱসায়িক/ অ-বাণিজ্যিক প্ৰকৃতিৰ লেনদেন পৰিচালনা কৰিবৰ বাবেহে কৰা হ'ব। এনে ধৰণৰ লেনদেন সম্পূৰ্ণ হোৱা পৰিস্থিতিত বা এনে ধৰণৰ যিকোনো লেনদেন যি বাবসংগত/ সংশ্লিষ্ট নাইবা অবাঞ্ছিত বুলি বিবেচিত হ'লে তেনে একাউন্টৰ পৰিচালনা একপক্ষীয়ভাৱে সমাপ্ত কৰাৰ অধিকাৰ বেংকৰ হাতত থাকিব আৰু/ নাইবা একাউন্টটো বন্ধ কৰি দিব পাৰে।
১৮. মোক একাউন্ট খোলাৰ বাবে মাহিলি গ'ড বাণীৰ (এ এম বি) প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা হৈছে আৰু এই প্ৰয়োজনীয়তাৰো সংশোধন/ পৰিৱৰ্তনৰ যোগ্য আৰু এই ধৰণৰ সংশোধন/ পৰিৱৰ্তনৰ বিষয়ে বেংকৰ ছাইটত আপল'ড কৰা হ'ব; এই জাননি সমূহ মোৰ দ্বাৰা গ্ৰহণযোগ্য হ'ব।
১৯. মই নিশ্চিত প্ৰদান কৰিছোঁ যে যি এছ বি ডি একাউন্টৰ সেৱা হেৰিণিৰ বিষয়ে মোৰ আগত বাধ্য কৰা হৈছে (যি এছ বি ডি একাউন্ট অলেনকনকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য)
২০. ক্ষুদ্ৰ একাউন্ট সমূহৰ ক্ষেত্ৰত প্ৰয়োজ্য; মোৰ বোধগম্য যে এই একাউন্ট প্ৰাথমিকভাৱে বাব মাহৰ বাবে পৰিচালিত হৈ থাকিব লাগিব আৰু অ' ডি চিৰ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় সাক্ষ্য জমা দিয়াৰ ইয়াৰ পাচত পৰৱৰ্তী বাব মাহলৈকে বন্ধ কৰিব পাৰিব। ২৪ মাহৰ পাচত সমগ্ৰ পৰিচালনা/ ব্যৱস্থা সমূহ পুনৰীক্ষণ কৰা হ'ব।
২১. মোক অৱগত কৰা হৈছে যে যদি মই মোৰ ম'বাইল নম্বৰ বেংকক প্ৰদান কৰোঁ তেন্তে এ এম বি বৰ্ডই চলিবলৈ সন্মতি প্ৰকাশ কৰিছোঁ।
২২. (সামান্য কৰণ বৰ্ণিতমত একাউন্ট সমূহৰ বাবে) একাউন্ট সমূহৰ ক্ষেত্ৰত প্ৰয়োজ্য। এই বৰ্ডৰ পৰাছোঁ যে এই একাউন্ট টো বি এছ বি ডি শ্ৰেণীৰ অধীনত খোলা হ'ব। তদুপৰি মই বুজিব পাৰিছোঁ যে যদি কোনো কাৰণত মই এই একাউন্টটো বন্ধ কৰিব বিচাৰোঁ আৰু নিয়মীয়া সঞ্চয় একাউন্টলৈ স্থানান্তৰিত কৰিব বিচাৰোঁ তেন্তে মই "একবেজ মনশ্বিল বেলঞ্চ" (এ এম বি) বৰ্ডই ৰাখিব লাগিব। সেয়ে যদি মই বি এছ বি ডিৰ পৰা নিয়মীয়া সঞ্চয় একাউন্টলৈ স্থানান্তৰিত কৰিব বিচাৰোঁ তেন্তে এ এম বি বৰ্ডই চলিবলৈ সন্মতি প্ৰকাশ কৰিছোঁ।
২৩. (দাৰ্শনিক নামত খোলা একাউন্ট সমূহৰ ক্ষেত্ৰত প্ৰয়োজ্য) "এভাৰেস্ট মনশ্বিল বেলঞ্চ" (এ এম বি) লগতে আবেদনকাৰীৰ গ্ৰাণ্ড ব্যয়ৰ হৈ উঠাৰ পাচত ইয়াৰ যদি বৰ্ডই ৰাখিব পৰা নাম্য তেনেস্থলত জৰিমনাৰ প্ৰায়জনীয়ে সম্পৰ্কত মই বুজিব পাৰিছোঁ। সেয়ে গ্ৰাণ্ড ব্যয়ৰ প্ৰান্তৰ আৰম্ভ কৰাৰ পৰা মই "এভাৰেস্ট মনশ্বিল বেলঞ্চ" (এ এম বি) বৰ্ডই চলিবলৈ সন্মতি প্ৰকাশ কৰিছোঁ।
২৪. মই ইয়াৰ জৰিয়তে মোৰ সন্মতি জনো তথ্য বিশ্বাসযোগ্য যোগ্য কৰিছোঁ যে ওপৰত দিয়া বিৱৰণ সমূহ সম্পূৰ্ণ সত্য আৰু শুদ্ধ লগতে এই সমূহত কোনো সালসলনি ঘটিলে মই তথ্যকৰিকভাৱে জনাবলৈ সন্মতি প্ৰকাশ কৰিছোঁ আৰু যদি কোনো কাৰণত ওপৰত তথ্য সমূহ ভুল বা অসত্য বা ভাৱিতকৰ প্ৰমাণিত হয় তেনে ক্ষেত্ৰত মই এই বিষয়ে অৱগত যে ইয়াৰ বাবে মোক দায়ী সাব্যস্ত কৰা হ'ব।
২৫. মই নিশ্চিত প্ৰদান কৰিছোঁ আৰু স্বীকাৰ কৰিছোঁ যে মই "আজাদী মুদ্ৰা" বা "আজাদী মুদ্ৰা" সম্পৰ্কিত সেৱা সমূহৰ বাবে মোৰ একাউন্ট ব্যৱহাৰ নকৰোঁ বা "আজাদী মুদ্ৰা"ৰ লগত জৰিত কোনো ব্যক্তি বা সন্মতি মোৰ একাউন্ট ব্যৱহাৰ কৰিবলৈ নিদিওঁ।
২৬. মই বুজিব পাৰিছোঁ যে বিত্তীয় কৰ্মৰ সময় চোৱাত সন্মতি দিবৰ অজাৰ/ অপৰ্যাপ্ত বাণীৰ বাবে যথ পৰিমাণ/ ছেক অস্বীকাৰ কৰা/ এন এ চি ট্ৰাছ/ ই চি এছৰ বাবে স্বাধীন নিৰ্দেশ বিফল হোৱা পৰিস্থিতিত কোনো নতুন ছেক বুক জাৰি কৰা নহ'ব; একাউন্টটো বন্ধ কৰাৰ বিষয়টোও বিবেচিত হ'ব।
২৭. মই নিশ্চিত দিছোঁ যে একাউন্টৰ সেৱাৰ বৈশিষ্ট সম্পৰ্কে মোক বাধ্য কৰা হৈছে।

২৮/ মই সন্মতি বেংক একাউন্টৰ নিয়মাবলীৰ প্ৰতি স্বীকাৰ কৰিছোঁ।

স্বীকাৰকৰ্তা ডি এ-১

আমি অৰ্পণ আপোনাৰ দাখিল কৰা মনোনয়ন ৰচিদৰ প্ৰতি স্বীকাৰ কৰিছোঁ।

মনোনীত ব্যক্তিৰ নাম:.....বাস:.....

একাউন্ট নং:

পঞ্জীয়ন নং:

তাৰিখ:

আপোনাৰ বিশ্বাসী

মোৰ সন্মতি বেংক বিষয়াৰ হস্তাক্ষৰ

“নৌ ইয়ৰ কাউমাৰ” নিৰ্দেশাবলী: একাউন্ট খোলাৰ প্ৰয়োজনীয়তা সমূহ পূৰ্ণ কৰা যি কোনো ব্যক্তি, যি নিৰ্ধাৰিত নিয়মৰ সৈতে সহমত পোষণ কৰিছে, তেওঁ তেওঁ এটা সফিত বেংক একাউন্ট খুলিব পাৰিব, মাত্ৰ চৰ্ত সাপেক্ষে তেওঁ বেংকৰ আৱশ্যকীয়তা অনুযায়ী পৰিচয়ৰ প্ৰমাণ আৰু ঠিকনাব দাখিল কৰিব লগিব।

মনোনয়ন আৰু ‘ছাৰভাইৱৰশ্বিপ’ সুবিধা: মনোনয়ন সুবিধা সঁফৰত বেংক একাউন্টবোৰত উপলব্ধ আৰু একাউন্টৰ ধাৰকক অবাঞ্ছিত পৰিস্থিতিত বৈধ উত্তৰাদিলকৰীৰ দ্বাৰা আৱাদিত নাবীদ মনস নিৰ্দ্দাৰিত হেতু এই সুবিধা সুযোগ গ্ৰহণ কৰিবলৈ পৰাৰ্হ দিয়া হৈছে। মনোনায়ন কেবল এজন মনোনীত ব্যক্তিৰ হকতহে নাবিল কৰিব পাৰি। যদি কোনো কাৰণত তেওঁলোকে নিজৰ মনোনয়ন দাবিল কৰিব নিৰিচাৰে তেঁহে এই বিধাটো একাউন্ট খোলাৰ প-পত্ৰত তেওঁলোকৰ সম্পূৰ্ণ হস্তাক্ষৰ সহিতে লিপিবদ্ধ কৰিব লগিব। এনে পৰিস্থিতিত ছাৰভাইৱৰশ্বিপৰ সুবিধা থকা যুটীয়া একাউন্ট জীৱিত ব্যক্তিজন পৰিচালিত কৰিব পাৰিব।

একাউন্টৰ প্ৰকাৰ, সঞ্চয় চৰ্ত আৰু সেৱা শুদ্ধ সমূহ: আৱেদনকাৰীয়ে ছেকবুক সুবিধাসহ নাইবা ছেকবুক অৰিহনেও কোনো একাউন্ট খুলিব পাৰে। এই বি একাউন্ট সমূহৰ বাবে চলিত মাহিৰি গড় সংখ্য আৰু ন্যূনতম সঞ্চিত বালী বৰ্তাই বাবিল নোৱৰাব অৰিহনা সমূহ নিৰ্ধাৰিত কৰি দিয়া হৈছে আৰু এই সম্পৰ্কীয় তথ্য সমূহ বেংকৰ ৱেবছাইট আৰু যোগাযোগ কেন্দ্ৰ সমূহত উপলব্ধ। এই তথ্যবোৰ শাৰা সমূহৰ পৰাও জানিব পাৰি। অগ্ৰাণ্বেয়কৰ একাউন্টবোৰৰ বাহিৰে সঞ্চিত বেংক একাউন্ট সমূহত ধন জমা বখাৰ কোনো নিৰ্ধাৰিত সীমা নাই।

অগ্ৰাণ্বেয়কৰ একাউন্ট: যিসকল অগ্ৰাণ্বেয়কই পাৰ্ৱল্যহীনভাৱে একেটা হস্তাক্ষৰকে কৰিব পাৰে আৰু ১০ বছৰৰ তলৰ নহয়; তেওঁলোকে তেওঁলোকৰ নামত একাউন্ট খুলিব পাৰে আৰু সৰ্বাধিক দহ ১০,০০,০০০/- টকাৰ (দহ লাখ টকা) সংখ্য কৰিব পাৰে। নাৰাবিক সকলে তেওঁলোকৰ অভিভাৱক/ অভিভাৱকা সকলৰ সৈতে যুটীয়া একাউন্ট খুলিব পাৰে।

একাউন্ট কেনেকৈ খুলিব?: সাধাৰণতে, আৱেদনকাৰীয়ে (সকলে) একাউন্ট খোলাৰ আনুষ্ঠানিকতাৰে সম্পন্ন কৰিবলৈ ব্যক্তিগতভাৱে বেংকলৈ যাব লাগে। তেওঁলেকে তাত যথাৱিত নিৰ্ধাৰিত প পত্ৰবোৰ পূৰ্ণ কৰিব। আৱেদনকাৰীয়ে (সকলে) কে বাই ডি চি-পত্ৰ, আৰ বি আই/ চি বি ডি চিৰ বাবে প্ৰযোজ্য যোগা আৰু তেওঁলোকৰ দূৰনকৈ শেহতীয়া পাছপৰ্ট ছাইজ ফটোগ্ৰাফ জমা দিব লাগিব। আৱেদনকাৰীয়ে (সকলে) অনলাইন যোগেও একাউন্ট খুলিবৰ বাবে আৱেদন দাখিল কৰিব পাৰে। একাউন্ট ধাৰকৰ হস্তাক্ষৰ পঢ়িব পৰা আৰু পৰিচাৰ হ’ব লাগিব। ইংৰাজীত লিখা হস্তাক্ষৰ ‘কেপিটেল’ বা ‘সুক’ লেটাবৰ হ’ব নোৱাৰিব। প্ৰতিটো একাউন্টকে এটা নিৰ্দিষ্ট একাউন্ট নামৰ প্ৰদান কৰা হ’ব। বেংকৰ সৈতে স্পেন্ডেন কৰাৰ সময়ত একাউন্ট ধাৰক (সকল) দ্বাৰা অপৰিৱৰ্তনীয় ৰূপত এই নম্বৰৰ উদ্ধৃতি লিৰ লাগিব। যিহেতু বেংকৰ হাতত আৰ্হি জমা হৈ থাকিব তেনে ক্ষেত্ৰত একাউন্ট ধাৰক সকলে একাউন্টটো পৰিচালনা কৰাৰ সময়ত আৰু বেংকক সন্মোদি কোনো ধৰণৰ পত্ৰ বিনিময় কৰাৰ সময়ত নিজৰ হস্তৰ বাবে পাৰ্বল্যহীনভাৱে একেটা হস্তাক্ষৰকে কৰিব বুলি আশা কৰা হৈছে।

পাছবুক: একাউন্ট ধাৰকক প্ৰদান কৰা পাছবুক আৰু ছেকবুক সমতলেনে ৰখা উচিত। এই সংক্ৰান্তত একাউন্ট ধাৰকৰ উপেক্ষাৰ বাবে স্লেয়া কোনো ক্ষয় ক্ষতিৰ বা ধন আদাৰে সময়ত হোৱা ভুল-ভাণ্ডিৰ বেংক বাবে দায়ী নহ’ব। উইড্ৰৱাল প-পত্ৰৰ জৰিয়তে ধন উলিওৱাৰ সময়ত পাছবুক লগত থাকিব লাগিব। হেক আৰু ডেবিট মাৰ্চেন্টে ধন উলিওৱাৰ ক্ষেত্ৰত পাছবুকৰ প্ৰয়োজন নহ’ব। পাছবুক অৰিহনেও ধন জমা কৰিব পাৰিব। পাছবুক নিয়মীয়াভাৱে উন্নীতকৰণ কৰিব লাগিব। স্পেন্ডেন সম্পন্ন হোৱাৰ পাচত যথাৱিত উন্নীতকৰণ কৰি পাছবুকখন লগে লগে একাউন্ট ধাৰকৰ হাতত অৰ্পণ কৰা হ’ব। যদি কোনো কাৰনত পাছবুকখন শ্ৰৈ যয় আৰু এসঞ্জাহৰ ভিতৰত সংগ্ৰহ নকৰে তেঁহে তেওঁলোকৰ ব্যায়ত পঞ্জীকৰণত ঠিকনাত পঠি/ সুবিধাৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব। একাউন্ট ধাৰক সকলে তেওঁলোকৰ পাছবুকত ভৰ্তি কৰা তথ্যবোৰ সাৱধানভাৱে পৰীক্ষা কৰিব লাগে আৰু যদি কোনো ভুল-কটি শ্ৰৈ যায় তেঁহে এই সম্পৰ্কত বেংকৰ দৃষ্টিশোচাৰ কৰিব লাগে। হেকবা বা ব্যৱহাৰৰ অযোগ্য হৈ পৰা পাছবুকৰ পৰিৱৰ্তে একাউন্ট ধাৰকৰ লিখিত অনুৰোধত আৱশ্যকীয় অনুসন্ধান, আনুষ্ঠানিকতাবোৰ সম্পন্ন কৰাৰ পাচত আৰু নিৰ্ধাৰিত শুদ্ধ আদায় কৰাৰ পাচত নকল পাছবুক জাৰি কৰিব পাৰে। এই সংক্ৰান্তত বৰ্তমানৰ নিৰ্ধাৰিত শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব।

ছেকবুক: একাউন্ট খোলাৰ সকলো আনুষ্ঠানিকতা সমূহ সম্পন্ন কৰাৰ পাচত বেংকে প্ৰথমখন ছেকবুক জাৰি কৰিব। প্ৰয়োজ্য হিচাপে শুদ্ধবোৰ কৰ্তন কৰিব পৰকৈ বেংকে ছেকবুক জাৰি কৰিব। এই সংক্ৰান্তত বৰ্তমানৰ নিৰ্ধাৰিত শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব। একাউন্ট ধাৰকে বেংকৰ দ্বাৰা তেওঁলোক দিয়া ছেকবুকৰ পৰাহে হেক ব্যৱহাৰ কৰা উচিত। ছেকৰ দ্বাৰা উলিওৱা কোনো ধৰণৰ ৰশীল অস্থায়ীকৰ কৰাৰ অৰিহনাৰ বেংকৰ হাতত থাকিব। সাধাৰণতে বেংকে পূৰ্ণ জাৰি কৰা সকলো ছেকবুকৰ পাতবোৰ শেষ নোহোৱালৈকে বা একে সময়তে এখনকউকৈ অধিক ছেকবুক জাৰি নকৰে। ছেকবোৰত পাচৰ পৰাকৈ লিখিব লাগিব। বেংকক নিৰ্ধাৰিত সেৱ শুদ্ধ আদায় দিয়াৰ পাচত ছেকৰ দ্বাৰা ধন উলিওৱা ৰখ কৰাৰ নিৰ্দেশনা জাৰি কৰিবলৈ বা হেক ছেকবোৰ সমদৰ্ভ পঞ্জীয়ণ কৰিব পাৰিব। এই সংক্ৰান্তত বৰ্তমানৰ নিৰ্ধাৰিত শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব।

সাধাৰণ: সংখ্য গটি ভুলিবলৈ সঞ্চিত বেংক একাউন্ট এক আৱশ্যকীয় সুবিধা আৰু সেয়ে আমি ইয়াক চালু একাউন্ট হিচাপে ব্যৱহাৰ কৰিব নালাগে। বেংকৰ হাতত যদি এই কথা নিগ্ৰহ কৰাৰ কোনো কাৰণ আছে যে কোনো এজন একাউন্ট ধাৰকে তেওঁৰ একাউন্টটো এনে কোনো কাৰণত ব্যৱহাৰ কৰি আছে যাব অনুমতি দিয়া হোৱা নাই, তেনেকুৱাত বেংকে সেই একাউন্টটো বন্ধ কৰি দিব পাৰিব।

“কোনো স্পেন্ডেনেৰ প্ৰত্যুত্তৰত” এই এম এম এম এলটি” হেতু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব।

অন্যাসত: এমাহত দুবা তিনিবাৰহে নাম ধন জমা কৰাৰ স্পেন্ডেন বিলম্বৰীয়াতকৈ সম্পন্ন কৰা হ’ব। অ-ঘৰক শাখাত বগদ বগদ ধন জমা কৰাত কোনো প্ৰতিবন্ধকতা নাই। দহ টকাৰ তলত জমা দিয়া নগদ ধন গ্ৰহণ কৰা নহ’ব। কেবল একাউন্ট ধাৰকৰ পক্ষতহে ছেক, ড্ৰাক্ট বা অন্য কোনো ইনষ্ট্ৰুমেণ্টেৰে জমা দিয়া ধন একাউন্টত জমা কৰাৰ বাবে গ্ৰহণ কৰা হ’ব। একাউন্ট ধাৰকৰ পক্ষত তৃতীয়া পক্ষ অনুমোদিত ‘ইনষ্ট্ৰুমেণ্ট’ গ্ৰহণ কৰা নহ’ব। সাধাৰণতে পুহিত ইনষ্ট্ৰুমেণ্টেবোৰৰ সত্যাসত্য প্ৰমাণিত নোহোৱা পৰ্যন্ত ধন উলিওৱাৰ অনুমতি দিয়া নহয়। সংক্ৰান্তজনকভাৱে পৰিচালিত হোৱা একাউন্টবোৰৰ ক্ষেত্ৰত সময়ে সময়ে ব্যৱহাৰ/ স্থানীয় ‘ইনষ্ট্ৰুমেণ্ট’ৰ বাবে নিৰ্ধাৰিত হলাৰ ধন তৎক্ষণিকভাৱে প্ৰথম প্ৰদান কৰা হ’ব। সাধাৰণ সংগ্ৰহ আৰু ব্যক্তিগ শুদ্ধ সমূহ পুনৰুদ্ধাৰ কৰা হ’ব। এই সংক্ৰান্তত বৰ্তমানৰ নিৰ্ধাৰিত সীমা আৰু শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব। পৰৱৰ্তী পৰ্য্যয়ত অনাদায় ইনষ্ট্ৰুমেণ্টৰ বাবে অতিৰিক্ত সূত সেৱা হ’ব।

উইড্ৰৱাল: নিৰ্দিষ্ট উইড্ৰৱাল প-পত্ৰ ব্যৱহাৰ কৰি একাউন্ট ধাৰকে তেওঁৰ সাধাৰ সঞ্চিত বেংক একাউন্টৰ পৰা ব্যক্তিগতভাৱে ধন উলিওৱাৰ পাৰে। কিন্তু উইড্ৰৱাল প-পত্ৰৰ সৈতে পাছবুকখন নাইবা অন্য কোনো ধৰণৰ অ’ ভি থকিব লাগিব। উইড্ৰৱাল প-পত্ৰখন ধন সংগ্ৰহ কৰিবলৈ বাবে কেবল একাউন্ট ধাৰকে নিজেহে ব্যৱহাৰ কৰিব পাৰিব। এ টি এম সহ ডেবিট ব্যৰ্থখন এ টি এমত ধন সংগ্ৰহ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰিব। একাউন্ট ধাৰকে ৫০ টকাতকৈ কম নাবীদ ধন উলিওৱা নোৱাৰিব। সকলো উইড্ৰৱাল গোটা অৰেক টকাত হ’ব লাগিব।

তৃতীয়া পক্ষৰ দ্বাৰা উইড্ৰৱাল প পত্ৰৰ জৰিয়তে ধন সংগ্ৰহ অনুমতি প্ৰদান কৰা নহ’ব। যদি কোনো কাৰণত একাউন্টৰ ধাৰকে তেওঁৰ একাউন্টৰ পৰা ধন সংগ্ৰহ কৰাৰ সময়ত সশৰীৰে উপস্থিত থাকিব নোৱাৰে তেনেহলত নিৰ্ধাৰিত নিয়মসমূহৰ লিখা কৰ্তৃপক্ষৰ পৰা এখন পাছবুকখন সহিতে বেংকলৈ প্ৰেৰণ কৰিব লাগিব। ছেকৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ ন্যূনতম বাৰ্শি হ’ব ৫০ টকা। এটা একাউন্টত সৰ্বাধিক বিদ্যামূলীয়া ‘ডেবিট এণ্ট্ৰি’ অনুমতি নিৰ্ধাৰিত কৰে একাউন্টটোৰ এ এম বি ওপৰত নাইবা সমান সময়ৰ সময়ৰ বেংকে সেৱা সিদ্ধান্তৰ ওপৰত। এই সীমা অতিক্ৰম কৰিলো কিমান ভৰ্তি ধাৰ্য কৰা হয় সেই তথ্য বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব। তলত দিয়া আনুষ্ঠানিকত সমূহ সম্পন্ন কৰি বেংকলৈ আহিব নোৱাৰা আৰু/ নাইবা নগদ ধন সংগ্ৰহৰ অৰ্থে উইড্ৰৱাল প-পত্ৰত তেওঁলোকৰ হস্তাক্ষৰ বা বুঢ়া আঙুলিৰ চাপ বহুদৈৰে নোৱাৰা অনুযায়ী, বৃদ্ধ নাইবা অসমৰ একাউন্ট ধাৰকক একাউন্টৰ পৰা ধন সংগ্ৰহ কৰিব পাৰিব।

অভাৱদ্ব্যপ্তি: ব্যতিক্ৰমী পৰিস্থিতিত আৱশ্যকীয় ব্যৱস্থাসমূহে সঞ্চিত বেংক একাউন্ট সমূহত অভাৱদ্ব্যপ্তিৰ অন্তৰ্গত দিয়া পৰা যাব। একাউন্টত থকা জমা বাৰ্শীতকৈ অধিক ধনৰ উদ্ভাৱ থকা ছেকবোৰ আদায় নকৰালৈকে ঘূৰাই পঠিওৱা হ’ব। পৰ্য্যন্ত বাৰ্শীৰ অভাৱত যেতিয়াই অনাদায়কৃত হেক সমূহ ঘূৰাই পঠিওৱা হ’ব, প্ৰতিবাৰতেই শুদ্ধ আদায় কৰা হ’ব। এই সংক্ৰান্তত বৰ্তমা-ৰ নিৰ্ধাৰিত শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব।

নিষ্ক্ৰিয় একাউন্ট সমূহ: একাউন্ট ধাৰক সকলক তেওঁলোকৰ একাউন্ট সমূহ নিয়মিত ৰূপত পৰিচালিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। অপৰিচালিত একাউন্ট সমূহক শেষৰটো স্পেন্ডেনেৰ পৰা নিৰ্ধাৰিত ২৪ মাহৰ পাচত নিষ্ক্ৰিয় বুলি শ্ৰেণীভুক্ত কৰা হ’ব। এই সংক্ৰান্তত বৰ্তমানৰ নিৰ্ধাৰিত শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব।

স্থায়ী নিৰ্দেশাবলী সমূহ: সেৱা শুদ্ধ আদায়ৰ বিনিময়ত একাউন্ট ধাৰকে বেংকক নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে দিব লগীয়া বীমা ক্ৰিষ্টি, সদস্যভৰ্ত্তী মাচুল, ইত্যাদি তেওঁৰ একাউন্টৰ পৰা কৰ্তন কৰিবলৈ অনুৰোধ কৰিব পাৰে। এই সংক্ৰান্তত বৰ্তমানৰ নিৰ্ধাৰিত শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব।

সূতৰ পৰিশোধ: সময়ে সময়ে জাৰি কৰা অৰ বি আইৰ নিৰ্দেশাবলী অনুসৰি সূতৰ গণনা দৈনিক পদ্ধাৰ আধাৰত সম্পন্ন কৰা হ’ব। তিনি মাহৰ ব্যৱধানত সূত একাউন্টত জমা দিয়া হ’ব। সূত এটকা বা তাতকৈ অধিক হ’লেহে আদায় দিয়া হ’ব। ইয়াত পঞ্চাশ পইচা বা তাতকৈ অধিক পিচৰ উদ্ধ গ্ৰহণ টকাৰ সৈতে যোগ দিয়া হ’ব আৰু ইয়াতকৈ কম পৰিমাৰ্ণক উপেক্ষা কৰা হ’ব। যদি কোনো কাৰণত আইন ব্যৱহকাৰী কৰ্তৃপক্ষৰ দ্বাৰা একাউন্ট সমূহ বন্ধ কৰি দিয়া যায়, ‘বেংকে এক নিয়মীয়া ৰূপত একাউন্ট সমূহত সূত জমা কৰি যাব’।

একাউন্ট স্থানান্তৰ আৰু বন্ধ কৰা: একাউন্ট সমূহ একাউন্ট ধাৰক (সকল)ৰ অনুৰোধত বেংকৰ শাখা বোৰৰ মাজত স্থানান্তৰ কৰিব পৰা য’ব। একাউন্ট বন্ধ কৰিবলৈ জনোৱা অনুৰোধত বন্ধ কৰিব নিচৰৰ কাৰণ ব্যক্ত কৰিব লাগিব। অৱশ্যেই এনে অনুৰোধবোৰৰ সৈতে পছবুক থাকিবলৈ লাগিব। যৌথ একাউন্ট সমূহ প্ৰতি পক্ষকী যৌথ ব্যৱহকাৰীৰ অনুৰোধতহে বন্ধ কৰিব পৰা যাব। যদি কোনো একাউন্ট খোলাৰ ১৪ দিনৰ পাচত এবছৰলৈকে বন্ধ হৈ থাকে তেঁহে নিৰ্ধাৰিত সেৱা শুদ্ধ আদায় কৰা হ’ব। এই সংক্ৰান্তত বৰ্তমানৰ নিৰ্ধাৰিত শুদ্ধ সমূহ বেংকৰ ৱেবছাইটত আৰু যোগাযোগ কেন্দ্ৰবোৰত উপলব্ধ। এই তথ্য বেংক শাখাবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰিব।

একাউন্ট সমূহ অনলাইনতো স্থানান্তৰিত কৰিব পৰা যাব।

এটা অনিয়মীয়া আৰ ডি একাউন্ট এনেকুৱা এটা একাউন্ট য’ত ক্ৰিষ্টি সমূহ নিয়মীত ৰূপত আদায় দিয়া নহয়। কিন্তু একাউন্টটো ‘মেছিউনিটি’কৈ পৰিচালনা কৰা হয়। এনে আৰ ডি একাউন্ট সমূহ বিলম্বিত ক্ৰিষ্টি সমূহ জৰিমনমুক্তক ওভসহ পৰিশোধ কৰি নিয়মীয়া কৰিব পৰা যায়। তথাপি উদ্ধৰ্দ্ধি সূতৰ অন্তৰ চুক্তিৰদ্ধ ‘মেছিউনিটি’ মূল্য পাবলৈ যোগ্যতা অৰ্জন কৰিবলৈ হ’লে বিলম্বিত ক্ৰিষ্টি সমূহৰ সংখ্যা চানিটতকৈ অধিক হ’ব নোৱাৰিব। যদি চানিটতকৈ অধিক ক্ৰিষ্টিৰ স্পেন্ডেনেৰ বিলম্বিত হয় তেঁহে আৰ ডি একাউন্টটো মাহিৰি উপপাদ আধাৰত সাধাৰণ সূতত পৰিশোধ কৰিব লাগিব।

নিয়মত পৰিবৰ্তন: এই নিয়ম সমূহ আৰু সেৱা শুদ্ধ সমূহত যিকোনো ধৰণৰ সালসলনি কৰা, প্ৰজ্ঞাছাৰ কৰা বা যোগ দিয়াৰ অধিকাৰ বেংকৰ হাতত ন্যস্ত থাকিব আৰু এই সম্বন্ধত গ্ৰাহকক বেংকৰ ৱেবছাইট আৰু/বা শাখাৰ জাননি গ্ৰাহিকাৰ জৰিয়তে যথাৱিত অৱগত কৰা হ’ব।

বি এছ বি ডি একাউন্টৰ বৈশিষ্ট:

(ক) বেংকৰ শাখাত নগদ তথ্য এ টি এম/ চি ডি এম ৰ জৰিয়তে ধন জমা কৰা, (খ) যিকোনো স্বেচ্ছালিত মাধ্যমেৰে বা কেন্দ্ৰীয়/ ৰাজ্য চৰকাৰৰ সন্ত্ৰ আৰু বিজ্ঞাপ সমূহৰ দ্বাৰা সংস্থিত হেচু/ জমা/ গ্ৰাণ ধন, (গ) মাহিৰি জমা কৰিব পৰা বাৰ্শীৰ সংখ্যাব আৰু খুলাৰ কোনো সীমা নাই, (ঘ) এ টি এম উইড্ৰৱালক য’বি (ডি) এ টি এম কাৰ্ড বা এ টি এম সহ ডেবিট কাৰ্ডৰ ন্যূনতম চানিট উইড্ৰৱাল।

এনেক্সাৰ-১
আয়কৰ নিয়ম সমূহ, ১৯৬২
প-পত্ৰ নং ৬০

[ছেকণ্ড প্ৰ'ভিজ টু ৰুল ১১৪ বি চাৰক]

যি ব্যক্তিৰ কোনো স্থায়ী একাউন্ট নম্বৰ নাই আৰু যি ব্যক্তি “ৰুল ১১৪ বি”ত নিৰ্দিষ্ট কৰি দিয়া যিকোনো ধৰণৰ লেনদেনত নিবিষ্ট হ’ব তেনে ব্যক্তিৰ (কোনো প্ৰতিষ্ঠান বা ফাৰ্ম হ’ব নোৱাৰিব) দাৰা ঘোষণাৰ বাবে পূৰণ কৰিব লগীয়া প-পত্ৰ

১	প্ৰথম নাম		মধ্য নাম			উপাধী	
২	জন্মৰ তাৰিখ / ঘোষণাকৰ্তাৰ অন্তৰ্ভুক্তি						
৩	পিতৃৰ নাম (স্বত্বাধীন ব্যক্তিৰ ক্ষেত্ৰত)						
৪	ফ্লেট নং / মহলা নং						
৫	চৌহদৰ নাম / ব্লকৰ নাম আৰু নং.						
৬	পথ / উপপথ / গলি						
৭	এলেকা / চুবুৰী						
৮	নগৰ / জিলা / ৰাজ্য						
৯	পিন নম্বৰ						
১০	টেলিফোন নম্বৰ (এছ টি ডি ক’ড)						
১১	ম’বাইল নম্বৰ						
১২	লেনদেনৰ বাৰ্ষী (টকা)						
১৩	লেনদেনৰ তাৰিখ						
১৪	যুটীয়া নামত হোৱা লেনদেনৰ ক্ষেত্ৰত, লেনদেনত জৰিত ব্যক্তিৰ সংখ্যা						
১৫	লেনদেনৰ ধৰণ	নগদ	ছেক	কাৰ্ড	ড্ৰাফ্ট / বেংকাৰছ ছেক	অনলাইন হস্তান্তৰ	অন্যান্য
১৬	ইউ.আই.ডি.এ.আইয়ে জাৰি কৰা আধাৰ সংখ্যা (যদি উপলব্ধ আছে) :						
১৭	যদি পেন নম্বৰৰ বাবে আবেদন জনাইছে আৰু এতিয়ালৈকে যদি ইয়াক পোৱা নাই তেন্তে তাৰিখ আৰু আবেদনপত্ৰৰ স্বীকৃতি নম্বৰ দাখিল কৰক নম্বৰ.....তাৰিখ.....						
১৮	যদি পেনৰ বাবে আবেদন কৰা হোৱা নাই তেন্তে যি বিত্তীয় বৰ্ষৰ বাবে ওপৰত উল্লেখিত লেনদেন সমাপন কৰা হৈছে তাৰ আনুমানিক মুঠ আয়ৰ (আয়কৰ আইন, ১৯৬১, ধাৰা ৬৪ ৰ অনুসৰে পতি/পত্নীকে ধৰি নাবালিক শিশু ইত্যাদিৰ আয়ৰ পৰিমাণ অন্তৰ্ভুক্ত) পৰিমাণ পূৰণ কৰক। (ক) কৃষিৰ পৰা হোৱা আয়টকা (খ) কৃষিৰ বাহিৰে হোৱা অন্যান্য আয়টকা						
১৯	কলম ১ অত চিনাক্তকৰণৰ সমৰ্থনত নথি-পত্ৰৰ বিৱৰণ দিয়া হ’ল (নিৰ্দেশনাবলী সিপিঠিত উল্লেখ কৰা হ’ল)		নথি-পত্ৰৰ ক’ড		নথি-পত্ৰ চিনাক্তকৰণৰ নম্বৰ	নথি-পত্ৰ জাৰি কৰা কৰ্তৃপক্ষৰ নাম আৰু ঠিকনা	
২০	কলম ৪ ৰ পৰা ১৩ অত চিনাক্তকৰণৰ সমৰ্থনত নথি-পত্ৰৰ বিৱৰণ দিয়া হ’ল (নিৰ্দেশনাবলী সিপিঠিত উল্লেখ কৰা হ’ল)		নথি-পত্ৰৰ ক’ড		নথি-পত্ৰ চিনাক্তকৰণৰ নম্বৰ	নথি-পত্ৰ জাৰি কৰা কৰ্তৃপক্ষৰ নাম আৰু ঠিকনা	

সত্যতা নিৰূপণ

মই, ইয়াৰ দাৰা সজ্ঞানেৰে ঘোষণা কৰিছোঁ যে ওপৰত যি সমূহ তথ্য ব্যক্ত কৰা হৈছে সকলো সম্পূৰ্ণৰূপে সত্য আৰু শুদ্ধ। তদুপৰি মই ঘোষণা কৰিছোঁ যে মোৰ কোনো স্থায়ী একাউন্ট নম্বৰ নাই আৰু মোৰ/আমাৰ আনুমানিক মুঠ আয়ৰ পৰিমাণ (আয়কৰ আইন, ১৯৬১, ধাৰা ৬৪ ৰ অনুসারে পতি/পত্নীকে ধৰি নাবালিক শিশু ইত্যাদিৰ আয়ৰ পৰিমাণো অন্তৰ্ভুক্ত) আয়কৰ অধিনিয়ম ১৯৬১ ৰ প্ৰণিধান অনুসারে যি বিত্তীয় বৰ্ষত উপৰিউক্ত লেনদেন সমূহ কৰা হৈছে তাৰ বাবে গণনা কৰা হৈছে আৰু এই বাশি কৰ পৰিশোধৰ অধিকতম সীমাতকৈ কম হ'ব।

আজি ২০চনৰমাহৰতাৰিখে সত্যাসত্য প্ৰমাণিত কৰা হ'ল

স্থান :

(ঘোষণাকৰ্তাৰ হস্তাক্ষৰ)

টোকা:

১/ ঘোষণাপত্ৰত হস্তাক্ষৰ কৰাৰ আগেয়ে, ঘোষণাকৰ্তাই এই প-পত্ৰত বৰ্ণনা কৰা তথ্য সমূহ সকলো দিশৰ পৰাই যে সত্য, শুদ্ধ আৰু সম্পূৰ্ণ সেই সম্পৰ্কত আত্ম-সন্তুষ্টি লাভ কৰা উচিত। ঘোষণা পত্ৰত ভুল তথ্য আগবঢ়োৱা যিকোনো ব্যক্তিকে আয়কৰ অধিনিয়ম ১৯৬১ ৰ ধাৰা ২৭৭ অধীনত দোষী সাব্যস্ত কৰা হ'ব লগতে দোষ প্ৰমাণিত হ'লে দণ্ডিত কৰা হ'ব।

(ক) কৰ চুৰিৰ গোচৰত ২৫ লাখ টকাৰ সীমা অতিক্ৰম কৰা ঘটনাবোৰৰ ক্ষেত্ৰত আৰোপীক সশ্রম কাৰাডণ্ড বিহাৰ নিয়ম আৰু এই শাস্তি ছমাহতকৈ কম হ'ব নোৱাৰিব। কিন্তু এই শাস্তি জৰিমনাসহ সাত বছৰলৈ বৃদ্ধি হ'ব পাৰে।

(খ) আন কোনো গোচৰত, সশ্রম কাৰাদণ্ড বিহাৰ নিয়ম আৰু এই শাস্তি তিনি মাহতকৈ কম হ'ব নোৱাৰিব। কিন্তু জৰিমনাসহ তিনিবছৰলৈ বৃদ্ধি হ'ব পাৰে।

২/ ঘোষণাপত্ৰখন গ্ৰহণ কৰা ব্যক্তিকনে সেই ঘোষণাপত্ৰ খন গ্ৰহণ কৰিব নোৱাৰিব য'ত দফা ২২ বিত উল্লেখ কৰা আয়ৰ প্ৰকৃতিয়ে বাশিৰ অধিকতম সীমা অতিক্ৰম কৰিব আৰু এই বাশিৰ বাবে কৰ পৰিশোধ কিব নালাগে

নিৰ্দেশনাৱলী:

১) পৰিচয় আৰু ঠিকনাৰ প্ৰমাণৰ বাবে দাখিল কৰিব পৰা নথি-পত্ৰ সমূহ (যদি পেন নম্বৰৰ বাবে আবেদন কৰা হৈছে আৰু দফা ২০ পূৰণ কৰা হৈছে তেন্তে আৱশ্যক নহয়)

ক্রমিক নং	নথি-পত্ৰৰ প্ৰকৃতি	নথি-পত্ৰৰ ক'ড	পৰিচয়ৰ প্ৰমাণ	ঠিকনাৰ প্ৰমাণ
ক.	ব্যক্তি বিশেষ আৰু এইছ ইউ এফব বাবে			
১	আধাৰ কাৰ্ড	০১	হয়	হয়
২	ব্যক্তিজনৰ ফটো সহলিত বেংক/প'ষ্ট অফিছৰ পাছবুক	০২	হয়	হয়
৩	ভোটাধিকাৰৰ ফটো পৰিচয় পত্ৰ	০৩	হয়	হয়
৪	ব্যক্তিজনৰ ফটো সহলিত বেছন/ৰাজহুৱা বিতৰণ ব্যৱস্থা কাৰ্ড	০৪	হয়	হয়
৫	গাড়ী চালন অনুজ্ঞাপত্ৰ	০৫	হয়	হয়
৬	পাছপৰ্ট	০৬	হয়	হয়
৭	পেঞ্চনাৰ ফটো কাৰ্ড	০৭	হয়	হয়
৮	ৰাষ্ট্ৰীয় গ্ৰাম্য ৰোজগাৰ সুনিশ্চিত যোজনা (এনবেগা) জব কাৰ্ড	০৮	হয়	হয়
৯	ব্যক্তিজনৰ ফটো সহলিত জতি আৰু বাসস্থান প্ৰমাণপত্ৰ	০৯	হয়	হয়
১০	বিধানসভা সমষ্টি বা লোক সভা সমষ্টিৰ সদস্য বা পৌৰসভাৰ উপদেষ্টা নাইবা কোনো ৰাজপত্ৰিত বিষয়াই প-পত্ৰ ৪৯ এ ত বৰ্ণনা কৰা এনেস্তাৰ-এ অনুসারে হস্তাক্ষৰ কৰি দিয়া পৰিচয়/ ঠিকনাৰ প্ৰমাণপত্ৰ	১০	হয়	হয়

ক্রমিক নং	নথি-পত্ৰৰ প্ৰকৃতি	নথি-পত্ৰৰ কাণ্ড	পৰিচয়ৰ প্ৰমাণ	ঠিকনাৰ প্ৰমাণ
১১	প-পত্ৰ ৪৯এ ত নিৰ্ধাৰিত কৰা এনেক্লাব-বি অনুসৰি নিয়োগকৰ্তাৰ পৰা পোৱা প্ৰমাণপত্ৰ	১১	হয়	হয়
১২	ফটো সম্বলিত কিয়োপ পাছবুক	১২	হয়	হয়
১৩	অপ্লেয়াত্ৰৰ অনুজ্ঞাপত্ৰ	১৩	হয়	হয়
১৪	কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি/ প্ৰাক্তন সৈনিক অৰিহণামূলক স্বাস্থ্য আঁচনি	১৪	হয়	হয়
১৫	চৰকাৰ/ বাজাৰৰা খণ্ডৰ অধীনত জাৰি কৰা ফটো পৰিচয়পত্ৰ	১৫	হয়	হয়
১৬	বিদ্যুৎ সেৱাৰ বিল (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	১৬	হয়	হয়
১৭	লেণ্ডনাইন টেলিফোনৰ বিল (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	১৭	হয়	হয়
১৮	পানীৰ বিল (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	১৮	হয়	হয়
১৯	উপভুক্তাৰগেছ কাৰ্ড/বুক নাইবা পাইণ্ড গেছৰ বিল (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	১৯	হয়	হয়
২০	বেংক একাউন্টৰ ষ্টেটমেণ্ট (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	২০	হয়	হয়
২১	ক্রেডিট কাৰ্ডৰ ষ্টেটমেণ্ট (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	২১	হয়	হয়
২২	ডিপ'জিটৰী একাউন্ট ষ্টেটমেণ্ট (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	২২	হয়	হয়
২৩	সম্পত্তি পঞ্জীয়ণ কৰা নথি-পত্ৰ	২৩	হয়	হয়
২৪	চৰকাৰৰ পৰা আৱাসৰ অনুমোদনৰ বাবে পোৱা পত্ৰ	২৪	হয়	হয়
২৫	ব্যক্তি গৰাকীৰ নাম সম্বলিত ভেণ্ডৰ পতি/পত্নীৰ পাছপৰ্ট	২৫	হয়	হয়
২৬	সম্পত্তিৰ কৰ আদায় দিয়া ৰচিদ (তিনি মাহতকৈ পূৰণি হ'ব নোৱাৰিব)	২৬	হয়	হয়
খ.	ব্যক্তিসকলৰ সমিতিৰ বাবে (ন্যাস)			
	ট্ৰাষ্ট ডীডৰ প্ৰতিলিপি নাইবা চেৰিটি কমিশ্বনৰ দ্বাৰা জাৰি কৰা পঞ্জীয়ণৰ প্ৰমাণপত্ৰ	২৭	হয়	হয়
গ.	ব্যক্তি সকলৰ সন্তান নাইবা ব্যক্তিৰ সন্তান স্থানীয় কৰ্তৃপক্ষ নাইবা কৃত্ৰিম ন্যায়িক ব্যক্তি			
	ছেৰিটি কমিশ্বনৰ নাইবা পঞ্জীয়ক নাইবা সমবায় সমিতি নাইবা আন কোনো উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা চুক্তি পত্ৰ নাইবা পঞ্জীয়ণৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি নাইবা এনে ব্যক্তিৰ ঠিকনা আৰু পৰিচয় স্থাপন কৰিব পৰা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ বিভাগৰ দ্বাৰা জাৰি কৰা আন কোনো নথি-পত্ৰ	২৮	হয়	হয়

(২) নাবালিকৰ নামত হোৱা কোনো লেনদেনৰ ক্ষেত্ৰত, এনে নাবালিকৰ পিতৃ/মাতৃ অভিভাৱক/ অভিভাৱিকাৰ যিকোনো এজনৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ হিচাপে ওপৰত উল্লেখ কৰা নথি-পত্ৰ সমূহৰ যিকোনো এখনক নাবালিক ঘোষণাকৰ্তাজনৰ বাবে পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ বুলি গণ্য কৰা হ'ব আৰু এই ঘোষণাপত্ৰত পিতৃ/মাতৃ/ অভিভাৱক/অভিভাৱিকাৰ হস্তাক্ষৰ থকা উচিত।

(৩) এইছ ইউ এফৰ বাবে এইছ ইউ এফৰ কৰ্তাৰ নামত কোনো নথি-পত্ৰৰ প্ৰয়োজনীয়তা আছে।

(৪) একাধিক ব্যক্তিৰ নামত হোৱা লেনদেনৰ ক্ষেত্ৰত মুঠ ব্যক্তিৰ নাম সমূহ ক্ৰমিক নং ১৮ অত উল্লেখ কৰিব লাগিব আৰু লেনদেনৰ মুঠ বাণী ক্ৰমিক নং ১৬ অত পূৰণ কৰিব লাগিব।

যদি ২২ বি কলমত অনুমান কৰা মুঠ আয় অধিকতম সীমা অতিক্ৰম কৰে আৰু এই বাশিৰ বাবে কৰ পৰিশোধ কৰিব নালাগে তেনে ক্ষেত্ৰত ব্যক্তিজনে পেন কাৰ্ডৰ বাবে আৱেদন কৰিব লাগিব আৰু দফা ২১ পূৰণ কৰি আৱেদন কৰাৰ প্ৰমাণ দাখিল কৰিব লাগিব।

এনেক্সাৰ- ২

সম্পৰ্কিত ব্যক্তিৰ সৱিশেষ (নাবালিকৰ বাবে পূৰণ কৰিব লাগিব)

গ্ৰাহকৰ আই.ডি: চি.কে.আই.চি নং:

একাউন্ট নং:

নাম*:

☐ সম্পৰ্কিত ব্যক্তিৰ সংযোজন ☐ সম্পৰ্কিত ব্যক্তিৰ মোচন

সম্পৰ্কিত ব্যক্তিৰ কে.আই.চি (যদি উপলব্ধ আছে)*

সম্পৰ্কিত ব্যক্তিৰ ধৰণ* ☐ নাবালিকৰ অভিভাবক ☐ স্বত্বপ্ৰাপ্ত ব্যক্তি ☐ অনুমোদিত প্ৰতিনিধি

নাম*:

(যদি কে.আই.চি নম্বৰ আৰু নাম প্ৰদান কৰে তেন্তে তলত দিয়া তথ্য সমূহ পূৰণ কৰাটো বাধ্যনীয় নহয়)

সম্পৰ্কিত ব্যক্তিৰ পৰিচয়ৰ প্ৰমাণ (পি.অ.আই) PERSON*

- ☐ ক-পাছপৰ্ট
- ☐ খ-ভোটাৰ পৰিচয় পত্ৰ
- ☐ গ-গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ
- ☐ ঘ-ইউ আই ডি (আধাৰ)
- ☐ ঙ-এনৰেগা ভাৰ কাৰ্ড
- ☐ চ-কেন্দ্ৰীয় জনসংখ্যা পঞ্জীয়ণে জাৰি কৰা নাম অৰু ঠিকনাৰ সৱিশেষ থকা সফলিত পত্ৰ
- ☐ ছ-অন্যান্য (কেন্দ্ৰীয় চৰকাৰ/আৰ বি আইয়ে অধিসূচিত কৰা যিকোনো নথি-পত্ৰ)

নথি-পত্ৰ নং/চিনাক্তকৰণ নং*

জাৰি কৰাৰ তাৰিখ*:

সমাপ্তি ঘটাৰ তাৰিখ (যদি প্ৰযোজ্য)*:

মন্তব্য :

এফ.এ.টি.চি.এ ঘোষণা প-পত্ৰ

গ্ৰাহকৰ আই.ডি: চি.কে.আই.চি নং:

একাউন্ট নং:

নাম*:

নাগৰিকত্ব*: ☐ আই.এন.ভাৰত ☐ অনান্য দেশৰ নাম:

স্থান/জন্ম গ্ৰহণ কৰা চহৰ*: জন্ম গ্ৰহণ কৰা দেশ*:

ঠিকনা*:

চহৰ/গাওঁ: জিলা*:

ৰাজ্য*: পিন*:

একাধিক কৰ পৰিশোধৰ অৱস্থা: ভাৰতবৰ্ষ আৰু/নাইবা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু/নাইবা অন্যান্য দেশত নাইবা ক্ষেত্ৰত, ভাৰতবৰ্ষৰ বাহিৰত থকা কৰ পৰিশোধৰ আৱস্থাৰ বিৱৰণ তলত দিয়া ধৰণেৰে দিয়া হ'ল:

কৰ আৱাহুল্য দেশ*	কৰ চিনাক্তকৰণৰ মন্তব্য নাইবা যদি এজিয়াৰ দাবা জাৰি যেনা তেনে কোনো সমতুল্য	চিনাক্তকৰণৰ প্ৰকাৰ (টি আই এন নাইবা অনান্য অনুগ্ৰহ কৰি উল্লেখ কৰিব)

- * আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ গ্ৰহণ কৰ ব্যক্তিক ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন নাগৰিক যি আন দেশৰ বাসিন্দা যি নাগৰিকে তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব বাদ দিয়া নাই
- * এনে ব্যক্তি যিৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ "ইথ কৰ্ড" থকা ব্যক্তি যি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে
- * এনে নিৰ্দিষ্ট ব্যক্তি যি সকলো আমেৰিকা যুক্তৰাষ্ট্ৰত পছৰটোৰ ১৮০ দিনতকৈ অধিক সময় অতিবাহিত কৰে

আবেদনকাৰী গণ্যকীয় হ'ল ভাৰতবৰ্ষৰ বাহিৰত কৰৰ উদ্দেশ্যে সমতুল্য বাবে বসবাস কৰে সেই ক্ষেত্ৰীয়কৰ/দেশৰ ঠিকনাৰ বিৱৰণ

ঠিকনা*:

চহৰ/গাওঁ*: জিলা*:

উপ-জিলা: ৰাজ্য*:

দেশৰ নাম: জিলা/প'ষ্ট কোড*:

স্থান:

তাৰিখ: